


# পৃষ্ঠকালি আৰু আয়তন (Surface Areas and Volumes)

অধ্যায়

## 13.1. প্রিমিট্রি (Introduction) :


নবম শ্ৰেণীৰ পৰা তোমালোক কিছুমান গোটাবস্তু যেনে— চৌপল (cuboid), শঙ্কু (cone), বেলন (cylinder) আৰু গোলক (sphere) (চিৰ 13.1) ৰ সৈতে পৰিচিত। তোমালোকে এইটোৱো শিকিষ্য যে কেনেকৈ সেইবোৰৰ পৃষ্ঠকালি আৰু আয়তন নিৰ্ণয় কৰা হয়।



(i)



(ii)



(iii)




(iv)

চিৰ 13.1

আমাৰ দৈনন্দিন জীবনত আনি বহুজন গোটাবস্তুৰ মূখ্যমূৰি হ'ব যি ওপৰত দেখুওৱা প্ৰাথমিক গোটাবস্তুৰ দুটা বা ততোধিক বস্তুৰ সংমিশ্ৰনেৰে গঠিত।

তোমালোকে এইইব পৰা আসঠাইলৈ তেল বা পানী কঢ়িওৱা ট্রাকৰ পিছমালে সংযুক্ত পাত্ৰসহ একোখন ট্রাক নিশ্চয় দেবিষ্য (চিৰ 13.2)। এই পাত্ৰটো ওপৰত দেখুওৱা চাৰিবিধ প্ৰাথমিক গোটা বস্তুৰ কোনোৱা বিধত পৰেনে? তোমালোকে




চিৰ 13.2

অনুমান করিব পাৰিব। যে এইটো এটা বেলন আৰু দুয়োভূত দুটা অৰ্ধগোলকেৰে গঠিত।

আকৌ, তোমালোকে চিৰ- 13.3 দেখুওৱাৰ দৰে একেটা বস্তু নিশ্চয় দেখিব। ইয়াৰ নাম কৰি পাৰিবাবে? এটা পৰীকাৰ নলী, ওক। তোমালোকৰ বিজ্ঞানৰ পৰীক্ষাগাৰত ইয়াৰ ব্যৱহাৰ পাৰা। এই নলীটোৱে এটা বেলন আৰু এটা অৰ্ধগোলকৰ সংমিশ্ৰণ। একেদৰে, যেতিয়া তোমালোকে ফুৰিবলৈ যোৱা তেতিয়া কিছুমান ডাঙৰ আৰু সুন্দৰ বিশ্বিং বা স্থৃতি সৌধ দেখিবা যিটো ওপৰত দিয়া গোটা বস্তুবোৰৰ সংমিশ্ৰণ।

যদি কোনো কাৰণত তোমালোকে এনেবোৰ বস্তুৰ পৃষ্ঠকালি




চিৰ 13.3

বা আয়তন, বা ধাৰণক্ষমতা নিৰ্ণয় কৰিবলৈ বিচাৰা, তেন্তে এইটো কেনেকৈ কৰিব? তোমালোকে ইতিমধ্যে পঢ়ি অহা কোনোবিধ গোটা বস্তুৰ লগত ইয়াক শ্ৰেণীবিন্দুজ কৰিব প্ৰাৰ্থ নথায়।

এই অধ্যায়ত, তোমালোকে দেখিবা কেনেকৈ এনেবোৰ বস্তুৰ পৃষ্ঠকালি আৰু আয়তন নিৰ্ণয় কৰিব পাৰি।

### 13.2. গোটা বস্তুৰ সংমিশ্ৰণৰ পৃষ্ঠকালি (Surface Area of a Combination of Solids) :

চিৰ 13.2 ত দেখা পাৰিব টো বিবেচনা কৰা হওক। এনে এটা গোটা বস্তুৰ পৃষ্ঠকালি কেনেকৈ নিৰ্ণয় কৰিব? যেতিয়া আমি নতুন সমস্যাৰ সমুৰৰীন হও, আমি প্ৰথমে ইতিমধ্যে আমি সমাধান কৰা সকল সমস্যালৈ ইয়াক পৰিদৰ্শিত কৰিব পাৰি নে নাইচাৰ। আমি দেখো যে, এই গোটা বস্তুটো এটা বেলন দুয়োভূত দুটা অৰ্ধগোলক লগাই গঠিল কৰা হৈছে। এইটো চিৰ 13.4 ত দেখুওৱাৰ দৰে আটাইকৈইটা টুকুৰা একেলগ কৰি পোতা যায়।



চিৰ 13.4

যদি আমি নতুনকৈ গঠন কৰা বস্তুটোৰ পৃষ্ঠকালি বিবেচনা কৰো, আমি দেখা পাই, মাৰ দুটা অৰ্ধগোলকৰ বক্র পৃষ্ঠকালি আৰু এটা বেলনৰ বক্রপৃষ্ঠকালি।

সেইনাবে নতুন গোটা বস্তুটোৰ মুঠ পৃষ্ঠকালি হ'ল প্ৰত্যেকটো অংশৰ পৃথকভাৱে পোৱা বক্র পৃষ্ঠকালিৰ সমষ্টি। ইয়াৰ পৰা পাৰ্থ


নতুন গোটা বস্তুৰ মুঠ পৃষ্ঠকালি (TSA) = এটা অৰ্ধগোলকৰ বক্র পৃষ্ঠকালি (CSA) + বেলনৰ

বক্র পৃষ্ঠকালি (CSA) + আনটো অর্ধগোলকৰ বক্র পৃষ্ঠকালি (CSA)।

য'ত TSA, CSA হ'ল কৈমে “মুঠ পৃষ্ঠকালি” আৰু “বক্র পৃষ্ঠ কালি”।

এতিয়া আমি অন্ত এটা অবহা বিবেচনা কৰিবাহক। ধৰা হ'ল আমি এটা অর্ধগোলক আৰু এটা শংকু একেলগ কৰি এটা পুতলা নিৰ্মাণ কৰিবোৰ্ছে। আমি কি কি ঢাপ অভিজ্ঞ কৰিব লাগে তাক চোৱা হবে।

প্ৰথমে আমি এটা শংকু আৰু এটা অর্ধগোলক লও আৰু সিৰিচৰ সমতল পৃষ্ঠ দুটা লগাও। ইয়াত অবশ্যই আমি শংকুটোৰ ভূমি ব্যাসাৰ্থ আৰু অর্ধগোলকৰ ব্যাসাৰ্থ একেভাৱে লও আৰু যাতে পুতলাটো মৃগ পৃষ্ঠৰ হয়। সেইবাবে ঢাপ কেইটা চিত্ৰত (13.5) দেখুৱাৰ দৰে পাও।



চিত্ৰ 13.5


আবাৰ প্ৰচেষ্টাৰ শেষত আমি এটা সূন্দৰ গোলক তলৰ এটা পুতলা পালো। এতিয়া যদি আমি পুতলাটোৰ পৃষ্ঠ বং কৰিবলৈ কিমান বঙৰ আৰশ্যক হ'ব তাক জানিব খোজো, কি কথা আমি জানিব লাগিব? আমি পুতলাটোৰ পৃষ্ঠ কালি জানিব লাগিব, যিটো অর্ধগোলক CSA আৰু শংকুটোৰ CSA বে গঠিত।

সেইবাবে, আমি ক'ব পাবো—

পুতলাটোৰ মুঠ পৃষ্ঠকালি = অর্ধগোলকৰ CSA + শংকুৰ CSA।

এতিয়া, কিছুমান উদাহৰণ বিবেচনা কৰাহওক—

**উদাহৰণ ১ :** বছিদে তাৰ অশুধিনৰ উপহাৰ থকপে এটা খেলাৰ লাটুম পালে। আচৰিতভাৱে তাৰ কোনো বং নাহিল। সি এইটো বৰ্তীন পেঞ্জিলে (cruyon) বং কৰিব বিচানিলে। লাটুমটোৰ আকৃতি এটা শংকুক ওপৰত 5 চেমি (cm) আৰু ইয়াৰ ব্যাস 3.5 চেমি (cm)। সি বং কৰিবলগীয়া কেতৰ কালি নিৰ্ণয় কৰা। ( $\pi = \frac{22}{7}$  লোৱা)



চিত্ৰ 13.6

সন্দাধন : এই লাটুমটো সম্পূর্ণকপে চিৰ 13.5 ত ব্যাখ্যা কৰা বহুটোৰ সৈতে একে।

সেয়ে, আৰি তাত পোৱা ফলাফলটো সুবিধাজনকভাৱে ব্যবহাৰ কৰিব পাৰে।

দেয়া হ'ল—

$$\text{লাটুমটোৰ TSA} = \text{অৰ্ধগোলকৰ CSA} + \text{শংকুৰ CSA}$$

$$\text{এতিয়া অৰ্ধগোলকৰ বহুপৃষ্ঠৰ কালি (CSA)} = \frac{1}{2}(4\pi r^2) = 2\pi r^2$$

$$= \left( 2 \times \frac{22}{7} \times \frac{3.5}{2} \times \frac{3.5}{2} \right) \text{ বৰ্গ চ.মি.}$$

$$\text{আকৌ, শংকুটোৰ উচ্চতা} = \text{লাটুমটোৰ উচ্চতা} - \text{অৰ্ধগোলকৰ উচ্চতা} (\text{ব্যাসাৰ্দ্ধ})$$

$$= \left( 5 - \frac{3.5}{2} \right) \text{ চ.মি.}$$

$$= 3.25 \text{ চ.মি.}$$

$$\text{সেয়ে শংকুৰ হেলনীয়া উচ্চতা (l)} = \sqrt{r^2 + h^2}$$

$$= \sqrt{\left(\frac{3.5}{2}\right)^2 + (3.25)^2} \text{ চ.মি.}$$

$$= 3.7 \text{ চ.মি. (প্রাৱ)}$$

$$\text{গতিকে, শংকুৰ CSA} = \pi rl = \left( \frac{22}{7} \times \frac{3.5}{2} \times 3.7 \right) \text{ বৰ্গ চ.মি.}$$

গতিকে লাটুমটোৰ পৃষ্ঠকালি

$$= \left( 2 \times \frac{22}{7} \times \frac{3.5}{2} \times \frac{3.5}{2} \right) \text{ বৰ্গ চ.মি.} + \left( \frac{22}{7} \times \frac{3.5}{2} \times 3.7 \right) \text{ বৰ্গ চ.মি.}$$

$$= \frac{22}{7} \times \frac{3.5}{2} (3.5 + 3.7) \text{ বৰ্গ চ.মি.}$$

$$= \frac{11}{2} \times (3.5 + 3.7) \text{ বৰ্গ চ.মি.}$$

$$= 39.6 \text{ বৰ্গ চ.মি. (প্রাৱ)}$$


তোমালোকে মন কৰিবা যে, 'লাটুমটোৰ মুঠ পৃষ্ঠকালি', শংকুৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকটোৰ পৃষ্ঠ কালিৰ সমষ্টি নহয়।

**उदाहरण 2 :** चित्र 13.7 ते दूटा गोटाबस्तु— एटा घनक आकृती अर्द्धगोलकबाबे निर्माण करा. एटा नज्जाब भूमि 5 चै.मि., कावऱ्य एटा घनक आकृती इयाब ओपवत लगाइ थोवा अर्द्धगोलकबाबे व्यास 4.2 चै.मि.। नज्जाटोब मूळ पृष्ठकाली निर्णय करा। (धोवा,

$$\pi = \frac{22}{7}$$

समाधान : घनकब मूळ पृष्ठकाली =  $6 \times (\text{काव})^2 = 6 \times 5 \times 5$   
वर्ग चै.मि. = 150 वर्ग चै.मि.

म्हण करा ये, घनकब यि अंशात अर्द्धगोलकटो लगाइ थोवा आहे सेही पृष्ठ कालित अक्षर्भूत नहय.




$$\begin{aligned} \text{गतिके, नज्जाब पृष्ठकाली} &= \text{घनकब TSA} - \text{अर्द्धगोलकब भूमि पृष्ठकाली} + \text{अर्द्धगोलकब CSA} \\ &= 150 - \pi r^2 + 2 \pi r^2 \\ &= (150 + \pi r^2) \text{ वर्ग चै.मि.} \\ &= 150 \text{ वर्ग चै.मि.} + \left( \frac{22}{7} \times \frac{4.2}{2} \times \frac{4.2}{2} \right) \text{ वर्ग चै.मि. \\ &= (150 + 13.86) \text{ वर्ग चै.मि.} \\ &= 163.86 \text{ वर्ग चै.मि.} \end{aligned}$$

**उदाहरण 3 :** चित्र 13.8ते देखूवाब दले वकेट आकृतीब एटा काठब पूतला एटा शंकुक एटा वेलनब ओपवत प्रतिटो कराब निचिना। सम्पूर्ण वकेटटोब उच्चता हळ 26 चै.मि., येत शंकु अंशटोब भूमिब व्यास 5 चै.मि., येतचूडाब भूमि व्यास हळ 3 चै.मि.। यदि शंकु अंशटोत कमला वऱ्य आकृती वेलन अंशटो हलधीया वऱ्य दिव लागे, तेतेएटे दुयोटा वऱ्य दका वकेटटोब वडीन अंशब काली निर्णय करा। (धोवा,  $\pi = 3.14$ )

समाधान : शंकुब व्यासार्द्ध ' $r$ ', वेलनब हेलनीमा उच्चता ' $l$ ', शंकुब उच्चता ' $h$ ', वेलनब व्यासार्द्ध ' $r'$  आकृती वेलनब उच्चता ' $h'$ 'बे सूचित करा हळ।

$$\text{तेतेएटे, } r = 2.5 \text{ चै.मि.}$$



$$h = 6 \text{ চ.মি.}$$

$$r' = 1.5 \text{ চ.মি.}$$

$$h' = 26 - 6 = 20 \text{ চ.মি. আৰু}$$

$$l = \sqrt{r^2 + h^2} = \sqrt{2.5^2 + 6^2} = 6.5 \text{ চ.মি.}$$

ইয়াত, শংকু অংশটোৱ বৃত্তাকাৰ ভূমি বেলনটোৱ ভূমিত প্ৰতিষ্ঠিত, কিন্তু শংকুটোৱ ভূমি বেলনটোৱ ভূমিতকৈ ভাঙব। সেইবাবে, শংকুটোৱ ভূমিৰ এটা অংশও (এটা আঙুষ্ঠি) বৎ কৰিব লাগিব।

গতিকে, কমলা বৎ দিব লগীয়া ক্ষেত্ৰৰ কালি—

$$= শংকুৰ CSA + শংকুৰ ভূমিৰ কালি - বেলনৰ ভূমিৰ কালি$$

$$= \pi r l + \pi r^2 - \pi(r')^2$$

$$= \pi[(2.5 \times 6.5) + (2.5)^2 - (1.5)^2] \text{ বৰ্গ চ.মি.}$$

$$= \pi[20.25] \text{ বৰ্গ চ.মি.}$$

$$= 3.14 \times 20.25 \text{ বৰ্গ চ.মি.}$$

$$= 63.585 \text{ বৰ্গ চ.মি.}$$

এতিয়া, হালধীয়া বৎ দিব লগীয়া ক্ষেত্ৰৰ কালি = বেলনৰ CSA + বেলনৰ ভূমিৰ কালি

$$= 2\pi r' h' + \pi(r')^2$$

$$= \pi r'(2h' + r')$$


$$= (3.14 \times 1.5)(2 \times 20 + 1.5) \text{ বৰ্গ চ.মি.}$$

$$= 4.71 \times 41.5 \text{ বৰ্গ চ.মি.}$$

$$= 195.465 \text{ বৰ্গ চ.মি.}$$

উদাহৰণ ৪ : মায়াকই তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা মূৰত অৰ্ধগোলাকাৰ গভীৰতা প্ৰকৃতিবে এটা চৰাইৰ গা-ধোৱা পাৰ তৈয়াৰ কৰিলে। (চিৰ 13.9)। বেলনটোৱ উচ্চতা হ'ল 1.45 মি. আৰু ইয়াৰ ব্যাসার্ড 30 চ.মি.। চৰাইৰ গা-ধোৱা পাৱাটোৱ মূঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। (ধৰা  $\pi = \frac{22}{7}$ )

সমাধান : ধৰাহৰওক, বেলনটোৱ উচ্চতা  $h$ । আৰু  $r$  হ'ল বেলনটোৱ আৰু অৰ্ধগোলকৰ উমৈহতীয়া ব্যাসাৰ্ড।




চিৰ 13.9

$$\begin{aligned}
 \text{তেন্তে, চৰাইৰ গা-ধোৱা পাত্ৰৰ মুঠ পৃষ্ঠকালি} &= বেলনৰ CSA + অৰ্ধগোলকৰ CSA \\
 &= 2\pi rh + 2\pi r^2 \\
 &= 2\pi r(h+r) \\
 &= 2 \times \frac{22}{7} \times 30(145+30) \text{ বৰ্গ চে.মি.} \\
 &= 33000 \text{ বৰ্গ চে.মি.} \\
 &\approx 3.3 \text{ বৰ্গ মি.}
 \end{aligned}$$

### অনুশীলনী- 13.1


অন্য ধৰণে দিয়া নাথাকিলে  $\pi = \frac{22}{7}$  লোৱা।

- প্ৰত্যেকৰ আয়তন 64 ঘনমিঃ বিশিষ্ট দুটা উনক (cube) মূৰে মূৰে সংযোগ কৰা হ'ল। চৌপলটোৰ (Cuboid) পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ উপৰত এটা খোলা বেলনৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস 14 চে.মি. আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 চে.মি। পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা।
- এটা পুতুলা একে ব্যাসাৰ্ক্যুক্ত এটা অৰ্ধগোলকৰ উপৰত 3.5 চে.মি. ব্যাসাৰ্ক্যুক্ত এটা শংকুৰে গঠিত। পুতুলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চে.মি। পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- 7 চে.মি. কাষমুক্ত এটা ঘনকীয়া ট্ৰুন্কৰ উপৰভাগ এটা অৰ্ধগোলকে আওৰি আছে। অৰ্ধগোলকটোৰ সকৰ্ত্তা ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা ঘনকীয়া কঠো ট্ৰুন্কৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা বাটি লোৱা হৈছেযাতে অৰ্ধগোলকৰ ব্যাস 1/2 ঘনকৰ কাষৰ সৈতে একে হয়। অবশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা ষড়কৰ কেপচূলৰ আকৃতি এটা বেলনৰ দুয়োটা মূৰত দুটা অৰ্ধগোলক লগাই খোৱা সদৃশ (চিত্ৰ 13.10)। সম্পূৰ্ণ কেপচূলটোৰ দৈৰ্ঘ্য 14 মি.মি. আৰু ব্যাস হ'ল 5 মি.মি। পৃষ্ঠকালি নিৰ্ণয় কৰা।
- এটা তমুৰ আকৃতি এটা বেলনৰ উপৰত এটা শংকুৰ মুধচ্ছবে আবৃত। যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস কৰ্মে 2.1 মি. আৰু 4 মি. আৰু অংশৰ হেলনীয়া উচ্চতা 2.8 মি., তেন্তে তমুটো সজাৰ্তে ব্যবহাৰ হৈৱা ভাঠ কাপোৰৰ কালি উলিওৱা। প্ৰতি বগমিটোৰ ভাঠ কাপোৰৰ মূল্য 500 টকা হ'লে তমুটোৰ কাপোৰৰ খৰচ নিৰ্ণয় কৰা। (মন কৰিবা যে, তমুৰ ভূমি ভাঠ কাপোৰেৰে আবৃত নহয়)



চিত্ৰ 13.10

৮. ২.৪ চ.মি. উচ্চতা আৰু ১.৪ চ.মি. ধ্যাসবিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ  
আৰু বাসৰ শংকু আকৃতিৰ খোল খুলি উলিওৱা হ'ল। অবশিষ্ট  
গোটাবস্তোৰ পৃষ্ঠকালি দণ্ড চ.মি.ৰ উচ্চমানত নিৰ্ণয় কৰা।
৯. চিত্ৰ 13.11 ত দেখুওৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুৱেটা  
মূলৰপৰা অৰ্কণোলক আকৃতিত কাটি এটা কাঠল বস্তু বনোৱা হ'ল।  
যদি বেলনৰ উচ্চতা 10 চ.মি. আৰু ইয়াৰ তুমিৰ বাসার্ক 3.5 চ.মি.,  
তেন্তে বস্তোৰ মুঠ পৃষ্ঠ কালি নিৰ্ণয় কৰা।




চিত্ৰ 13.11

### 13.3. গোটা বস্তুৰ সংমিশ্রণৰ আয়তন (Volume of a Combination of Solids) :

আগৰ অনুচ্ছেদত আমি দুটা প্ৰাপমিক গোটা বস্তুক সংযোগ কৰি পোৱা গোটা বস্তুটোৱ  
পৃষ্ঠকালি কেনেদলে নিৰ্ণয় কৰা হয় তাক আলোচনা কৰিসো। ইয়াত আমি দেইবোৱল আয়তন  
কেনেকৈ নিৰ্ণয় কৰা হয় আৰু চাম। এইটো মন কৰিবা যে, পৃষ্ঠকালি নিৰ্ণয় কৰিবাতে আমি দুয়োটা  
অংশৰ পৃষ্ঠকালি যোগ নকৰো কৰিবল সিইএক সংযোগ কৰিবাতে কিছু অংশৰ পৃষ্ঠকালি অদৃশ্য হৈ  
পৰে। যি কি নহওক, যেতিয়া আমি আয়তন নিৰ্ণয় কৰো এইটো অবহা নহয়। প্ৰাপমিক গোটাবস্তুক  
সংযোগ কৰি পোৱা গোটাবস্তোৰ আয়তন নিখুঁতভাৱে অংশীধাৰী গোটাবস্তুৰ আয়তনৰ সমত্বৰ  
সন্মান যিটো তলৰ উদাহৰণত দেখা যাব।

**উদাহৰণ ৫ :** শাখাই এটা অৰ্কণবেলনেৰে আৰুত  
এটা চৌপলৰ আকৃতিৰ চালিৰ ভিতৰত এটা  
উদোগ চলাইছে। (চিত্ৰ 13.12)। যদি  
চালিখনৰ ভেটিৰ মাপ ৭ মি.  $\times$  ১৫ মি. আৰু  
ঘনকীয় অংশৰ উচ্চতা ৪ মি. তেন্তে চালিখনৰ  
আওৰা বায়ুৰ আয়তন নিৰ্ণয় কৰা। তদুপৰি,  
ঘনৰ চালিখনত মুঠ আয়তন ৩০০ ঘনমি.  
আওৰি যন্ত্ৰপাতি আৰু ২০ ঘন কমী যত  
প্ৰয়োকে গড়ে প্ৰাপ ০.০৮ ঘনমি. ঠাই আওৰি  
আছে। তেন্তে কিমান বায়ু চালিখনত আছে? (ঘনৰী  $\pi = \frac{22}{7}$ )

**সমাধান :** চালিখনৰ ভিতৰৰ বায়ুৰ আয়তন (যেতিয়া কোনো মানুহ বা যন্ত্ৰপাতি নাই) হ'ল  
চৌপলৰ ভিতৰত ধকা বায়ুৰ আয়তন আৰু অৰ্কণবেলনেৰে আৰুত অংশৰ বায়ুৰ আয়তনৰ সমতি।



চিত্ৰ 13.12

এতিয়া চৌপলব দীঘ, প্রথ আৰু উচ্চতা কৃমে 15 মি., 7 মি. আৰু 8 মি., আৰু অৰ্ধবেলনৰ  
ব্যাস 7 মি. আৰু উচ্চতা 15 মি।

$$\text{গতিকে নিৰ্ণয় কৰিব লগীয়া আয়তন} = \text{চৌপলব আয়তন} + \frac{1}{2} \times \text{বেলনৰ আয়তন}।$$

$$= \left[ 15 \times 7 \times 8 + \frac{1}{2} \times \frac{22}{7} \times \frac{7}{2} \times \frac{7}{2} \times 15 \right] \text{ঘন মিটাৰ}$$

$$= 1128.75 \text{ ঘন মিটাৰ}$$

$$\text{এতিয়া, যন্ত্ৰপাতিৰে আওৰা মুঠ আয়তন} = 300 \text{ ঘন মিটাৰ}$$

$$\text{আৰু মানুহে আওৰা মুঠ আয়তন} = 20 \times 0.08 \text{ ঘন মিটাৰ}$$

$$= 1.6 \text{ ঘন মিটাৰ}$$

$$\text{গতিকে যন্ত্ৰপাতি আৰু মানুহ থকা অবস্থাত চালিব বায়ুৰ আয়তন}$$

$$= 1128.75 - (300.00 + 1.60)$$

$$= 827.15 \text{ ঘন মিটাৰ}$$

**উদাহৰণ 6 :** এজন ফলৰ বস বিক্ৰেতাই চিৰ 13.13ত দেখুওৱা  
গিলাচ ব্যবহাৰ কৰি গ্ৰাহকক সেৱা কৰি আহিছিল। বেলন আকৃতিৰ  
গিলাচটোৱ ভিতৰৰ ব্যাস আছিল 5 চে.মি., কিন্তু গিলাচৰ তলফললৈ  
এটা অৰ্ধগোলক আকাৰৰ উঠি অহু অশ্বই গিলাচৰ ধাৰণ ক্ষমতা  
কমাই দিছে। যনি গিলাচৰ উচ্চতা 10 চে.মি., তেন্তে গিলাচৰ আপাত  
ধাৰণ ক্ষমতা আৰু প্ৰকৃত ধাৰণ ক্ষমতা নিৰ্ণয় কৰা। ( $\pi = 3.14$ )

**সমাধান :** যিহেতু গিলাচৰ ভিতৰৰ ব্যাস  $= 5$  চে.মি.

$$\text{আৰু উচ্চতা} = 10 \text{ চে.মি.},$$

$$\text{গিলাচৰ আপাত ধাৰণ ক্ষমতা} = \pi r^2 h$$

$$= 3.14 \times 2.5 \times 2.5 \times 10 \text{ ঘন চে.মি.}$$

$$= 196.25 \text{ ঘন চে.মি.}$$

কিন্তু গিলাচৰ প্ৰকৃত ধাৰণ ক্ষমতা গিলাচৰ তলভাগত থকা অৰ্ধগোলকৰ আয়তন পৰিমাণে  
কৰিব।

$$\text{অৰ্ধেৎ এইটো কৰিব, } \frac{2}{3} \pi r^3 = \frac{2}{3} \times 3.14 \times 2.5 \times 2.5 \times 2.5 \text{ ঘন চে.মি.}$$

$$= 32.71 \text{ ঘন চে.মি.}$$



চিৰ 13.13

গতিকে, গিলাচৰ প্ৰকৃত ধাৰণ ক্ষমতা = গিলাচৰ আপাত আয়তন - অৰ্দ্ধগোলকৰ আয়তন  
 $= (196.25 - 32.71)$  ঘন চে.মি.  
 $= 163.54$  ঘন চে.মি.

**উদাহৰণ 7 :** এটা অৰ্দ্ধগোলকৰ শেপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ ধাৰা আওতবি ধকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে। শংকুটোৰ উচ্চতা 2 চে.মি. আৰু ভূমিৰ ব্যাস 4 চে.মি। পুতলাটোৰ আয়তন নিৰ্ণয় কৰা। যদি এটা লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰি থাকে তেন্তে বেলনটোৰ আয়তন আৰু পুতলাটোৰ আয়তনৰ পাৰ্থক্য নিৰ্ণয় কৰা। ( $\pi = 3.14$  লোৱা)

**সমাধান :** ধৰাহল  $BPC$  হ'ল অৰ্দ্ধগোলক আৰু  $ABC$ , অৰ্দ্ধগোলকৰ

ভূমিত প্ৰতিষ্ঠিত শংকু (চিত্ৰ 13.14 চোৱা)। অৰ্দ্ধগোলকৰ (তথা শংকুৰ) ব্যাসার্ধ  $BO = \frac{1}{2} \times 4$  চে.মি. = 2 চে.মি.

$$\text{সেয়ে, পুতলাটোৰ আয়তন} = \frac{2}{3} \pi r^3 + \frac{1}{3} \pi r^2 h$$

$$= \left[ \frac{2}{3} \times 3.14 \times (2)^3 + \frac{1}{3} \times 3.14 \times (2)^2 \times 2 \right] \text{ঘন চে.মি.}$$

$$= 25.12 \text{ ঘন চে.মি.}$$

এতিয়া ধৰাহল,  $EFGH$  লম্বীয় বৃত্তাকাৰ বেলনে পুতলাটোৰ সীমা আবৃত কৰিছে। লম্বীয় বৃত্তাকাৰ বেলনৰ ব্যাসার্ধ  $= HP = BO = 2$  চে.মি. আৰু ইয়াৰ উচ্চতা হ'ল —

$$EH = AO + OP = (2 + 2) \text{ চে.মি.} = 4 \text{ চে.মি.}$$

$$\text{গতিকে, নিৰ্ণয় আয়তন} = \text{লম্বীয় বৃত্তাকাৰ বেলনৰ আয়তন} - \text{পুতলাৰ আয়তন}$$

$$= (3.14 \times 2^2 \times 4 - 25.12) \text{ ঘন চে.মি.}$$

$$= 25.12 \text{ ঘন চে.মি.}$$


সেয়ে, দুয়োটা আয়তনৰ পাৰ্থক্য হ'ল = 25.12 ঘন চে.মি.

### অনুশীলনী : 13.2


অন্যধৰণে উল্লেখ নকৰিলে  $\pi = \frac{22}{7}$  ল'বা।

- শংকু আকৃতিৰ এটা গোটাবন্ধু এটা অৰ্দ্ধগোলকৰ শেপৰত খিয় হৈ আছে য'ত সিইত দুয়োটাৰ ব্যাসাৰ্ধ 4 চে.মি. আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটাবন্ধুটোৰ আয়তন পৰি মানেৰে নিৰ্ণয় কৰা।


2. বাছেল এজন ইঞ্জিনীয়ারিংর ছাত্র, তেওঁক একটি পাতল এক্সপ্রেস পাত্রের সহায়ত দুইমুখে দুটি শংকুসহ এটা বেলন আঙুতির আর্হি প্রস্তুত করিবলৈ কোবা হ'ল। আর্হির ব্যাস হ'ল 3 চে.মি. আৰু দৈর্ঘ্য 12 চে.মি। যদি প্রতিটো শংকুৰ দৈর্ঘ্য 2 চে.মি. হয়, তেওঁক বাছেল প্রস্তুত কৰা আর্হিত পকা বাদুৰ আয়তন নিৰ্ণয় কৰা। (ধৰা হওক, আর্হিৰ ভিতৰৰ আৰু বাহিৰ মাপ প্ৰায় একে)।
3. এটা গোলাপ জাবুনত চেনিৰ বসন পৰিমাণ ইয়াৰ আয়তন 30%। 5 চে.মি. দৈর্ঘ্য আৰু 2.8 চে.মি. ব্যাসৰ দুই মুখে দুটা অৰ্কণগোলক যুক্ত এটা বেলন আঙুতিৰ 45 টা গোলাপ জাবুনত প্ৰায় কিমান বসন পাকিব নিৰ্ণয় কৰা। (চিত্ৰ 13.15)।
4. চোপল আঙুতিৰ এটা কাঠৰ পেষটেড (Pen stand)ত কলম নাখিবলৈ চাৰিটা শংকু আঙুতিৰ গীত আছে। চোপলৰ ভোঝ হ'ল 15 চে.মি.  $\times$  10 চে.মি.  $\times$  3.5 চে.মি। প্রতিটো গীতৰ ব্যাসাৰ্ছ 0.5 চে.মি. আৰু গভীৰতা 1.4 চে.মি। সম্পূৰ্ণ কৈলেকৈত কাঠৰ আয়তন নিৰ্ণয় কৰা। (চিত্ৰ 13.16)।
5. উলটি থকা শংকু আঙুতিৰ এটা পাত্ৰ আছে। ইয়াৰ উচ্চতা হ'ল 8 চে.মি. আৰু মুক্ত হৈ থকা শীৰ্ষভাগৰ ব্যাসাৰ্ছ 5 চে.মি। ইয়াৰ কাণ্ডলৈকে চপ্চন্দীয়াকৈ পানী ভৰোৱা হ'ল। যেতিয়া 0.5 চে.মি. ব্যাসাৰ্ছৰ গোলাকাৰ কেইটামান সীহৰ গুলি পাত্ৰটোত ভৰোৱা হ'ল, পাত্ৰৰ এক চতুৰ্ভৰ্ণ পানী ওলাই পৰিল। পাত্ৰটোত ভৰোৱা সীহৰ গুলিৰ সংখ্যা নিৰ্ণয় কৰা।
6. এটা গোটা লোহৰ শুটা 220 চে.মি. উচ্চতা আৰু 24 চে.মি. ভূমি ব্যাসবিশিষ্ট বেলনেৰে গঠিত ধাৰ ওপৰভাগ 60 চে.মি. উচ্চতা আৰু 8 চে.মি. ব্যাসাৰ্ছযুক্ত আন এটা বেলনে আবৃত কৰি আছে। শুটাটোৰ তৰ নিৰ্ণয় কৰা, দিয়া আছে। ১ চে.মি. লোৰ ভৰ প্ৰায় ৪ থান। ( $\pi = 3.14$  থানহাৰ নৰা)।
7. এটা 60 চে.মি. ব্যাসাৰ্ছৰ অৰ্কণগোলকৰ ওপৰত এটা 120 চে.মি. শুখ আৰু 24 চে.মি. ভূমি ব্যাসাৰ্ছ বিশিষ্ট লম্বীয় বৃত্তাকাৰ শংকু দিয়া হৈ থকাকৈ গঠিত এটা গোটা বস্তু দিয়কৈ এটা পানীভৰ্তি লম্বীয় বৃত্তাকাৰ বেলনৰ তল স্পৰ্শ কৰাকৈ প্ৰতিষ্ঠা কৰা হৈছে। বেলনত থকা অৰ্বশিষ্ট পানীৰ আয়তন নিৰ্ণয় কৰা, যদি বেলনৰ ব্যাসাৰ্ছ 60 চে.মি. আৰু উচ্চতা 180 চে.মি.।



চিত্ৰ 13.15



চিত্ৰ 13.16



৪. এটা গোলক আকৃতিৰ কাচৰ পাৰিৰ ৪ চে.মি. দীঘল আৰু ২ চে.মি. ব্যাসৰ এটা বেলন সদৃশ ভিত্তি আছে, গোলকীৰ অংশৰ ব্যাস হ'ল ৮.৫ চে.মি.। ইয়াৰ ধৰা পানী জোখ-মাপ কৰি এটা শিশুৰে ইয়াৰ আয়তন  $345$  ফ্ল চে.মি. পালা। উপৰোক্ষ জোখ ভিতৰৰ জোখ হিচাপে লৈ আৰু  $\pi = 3.14$  ধৰি, তাই তক্ষ আহিলনে নাহি, পৰীক্ষা কৰা।

#### 13.4. গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ কপান্তৰ (Conversion of Solid from One Shape to Another) :


আমি নিশ্চিত যে তোমালোকে মমবাতি দেবিছা।  
সাধাৰণতে সেইবোৰ দেলন আকৃতিৰ। তোমালোকে কিছুমান  
জহুৰ দৰে দাখলাতিৰ দেবিবলৈ পালা (চিৰ 13.17)।

সেইবোৰ কেজৈকৈ তৈয়াৰ কৰা হয়? যদি তুমি একোটা  
বিশেষ আকৃতিৰ মমবাতি বিচৰা, তেন্তে তুমি মমবাতি এটা  
ধাতুৰ পাৰত সম্পূর্ণক্ষণে তৰল অঙ্গুলৈ অহালৈকে গৰম  
কৰিব লাগিব। তাৰ পাছত তুমি বিচৰা বিশেষ আকাৰৰ পাৰ এটোত তৰল মমবাতি ঢালিব লাগিব।  
উদাহৰণ দেখিপে, এটা বেলন আকৃতিৰ এডাল মমবাতি লোৱা আৰু ইয়াক সম্পূর্ণক্ষণে গলিবলৈ নি  
গালিত মুভিনি এটা শহুৰ আকৃতিৰ পাৰত বাকী দিয়া। ঠাও ইলৈ তুমি শহু আকৃতিৰ এডাল  
মমবাতি পালা। নতুন মুভালৰ আয়তন আগৰ  
মুভালৰ আয়তনৰ সৈতে একে। যেতিয়া আমি  
গোটা বস্তু এটা আকৃতিবিপৰা অন্য এটা আকৃতিলৈ  
কপান্তৰৰ কথা কওঁ বা, যেতিয়া আদিতে এটা  
বিশেষ আকৃতিৰ পাৰত পূৰ্ণ হৈ দকা তৰল পদাৰ্থ  
অন্য আকৃতিৰ পাৰত বাকী দিয়া হয়, তেতিয়া,  
এইটোবেই মনত বাধিবলগীয়া কৰা চিৰ্তত দেখাৰ  
দৰে (চিৰ 13.18)।



যিৰিনি আলোচনা কৰা হ'ল, তাক ভালদৰে উপলক্ষ কৰিবলৈ কিছুমান উদাহৰণ লোৱা হওক।  
উদাহৰণ ৪ : ২৪ চে.মি. ওখ আৰু ৬ চে.মি. তুমি ব্যাসাৰ্ক বিশিষ্ট এটা শংকু আৰ্হি প্ৰস্তুত কৰা মাটিবে  
তৈয়াৰ কৰা হ'ল। এজন শিশুৰে ইয়াক এটা গোলকৰ আকৃতি দিলে। গোলকটোৰ ব্যাসাৰ্ক নিৰ্ণয় কৰা।

$$\text{সমাধান} : \text{শংকুৰ আয়তন} = \frac{1}{3} \times \pi \times 6 \times 6 \times 24 \text{ ফ্ল চে.মি.।}$$

$$\text{যদি } r \text{ গোলকটোৰ ব্যাসাৰ্ক, তেন্তে ইয়াৰ আয়তন \frac{4}{3} \pi r^3$$



চিৰ 13.17



চিৰ 13.18

যিহেতু শঙ্কু আকৃতি আৰু গোলক আকৃতিত মাটিৰ আয়তন একে, সেয়ে আমি পাৰ্দ—

$$\frac{4}{3} \times \pi \times r^3 = \frac{1}{3} \times \pi \times 6 \times 6 \times 24$$

অৰ্থাৎ

$$r^3 = 3 \times 3 \times 24 = 3^3 \times 2^3$$

গতিকে,

$$r = 3 \times 2 = 6$$

সেয়ে গোলকৰ ব্যাসাৰ্ধ 6 চে.মি।

**উদাহৰণ ৭ :** টেংকিৰ ঘৰৰ ওপৰত এটা বেলন আকৃতিৰ চৌবাচ্চা আছে। ইয়াক মাটিৰ তলৰ টেংকিবপৰা পানীৰ সহায়ত পানীৰে ভর্তি কৰা হয়, য'ত টেংকিটোৱা আকাৰ চৌপলৰ আকৃতি। টেংকিটোৱা মাপ  $1.57$  মি.  $\times$   $1.44$  মি.  $\times$   $95$  চে.মি। ঘৰৰ ওপৰৰ চৌবাচ্চাটোৱা ব্যাসাৰ্ধ  $60$  চে.মি. আৰু উচ্চতা  $95$  চে.মি। পানীৰে পূৰ্ণ টেংকিটোৱপৰা চৌবাচ্চাটোৱা ভর্তি কৰাৰ পাছত টেংকিটোৱা অবশিষ্ট পানীৰ উচ্চতা নিৰ্ণয় কৰা। চৌবাচ্চাটোৱা ধাৰণ ক্ষমতা টেংকিটোৱা ধাৰণ ক্ষমতাৰ লগত তুলনা কৰা। ( $\pi = 3.14$ )।

**সমাধান :** চৌবাচ্চাৰ পানীৰ আয়তন টেংকিবপৰা খালী কৰা পানীৰ আয়তনৰ সমান।

এতিয়া, চৌবাচ্চাৰ (বেলন আকৃতিৰ) পানীৰ আয়তন  $= \pi r^2 h$

$$= 3.14 \times 0.6 \times 0.6 \times 0.95 \text{ ঘন মি.}$$

$$\text{পূৰ্ণ অবছাত টেংকিৰ পানীৰ আয়তন} = l \times b \times h$$

$$= 1.57 \times 1.44 \times 0.95 \text{ ঘন মি.}$$

টেংকিটোত (মাটিৰ তলৰ) ধকা অবশিষ্ট পানীৰ আয়তন

$$= [(1.57 \times 1.44 \times 0.95) - (3.14 \times 0.6 \times 0.6 \times 0.95)] \text{ ঘন মি.}$$

$$= (1.57 \times 0.6 \times 0.6 \times 0.95 \times 2) \text{ ঘন মি.}$$

গতিকে, টেংকিত বৈ যোৰা পানীৰ উচ্চতা  $= \frac{\text{টেংকিত অবশিষ্ট পানীৰ আয়তন}}{l \times b}$

$$= \frac{1.57 \times 0.6 \times 0.6 \times 0.95 \times 2}{1.57 \times 1.44}$$

$$= 0.475 \text{ মি.}$$

$$= 47.5 \text{ চে.মি.}$$

আৰু,  $\frac{\text{চৌবাচ্চাৰ ধাৰণ ক্ষমতা}}{\text{টেংকিৰ ধাৰণ ক্ষমতা}} = \frac{3.14 \times 0.6 \times 0.6 \times 0.95}{1.57 \times 1.44 \times 0.95} = \frac{1}{2}$

গতিকে চৌবাচ্চাটোৱা ধাৰণ ক্ষমতা টেংকিটোৱা ধাৰণ ক্ষমতাৰ আধা।

উদাহৰণ 10 : 1 চে.মি. ব্যাস আৰু 8 চে.মি. দৈৰ্ঘ্যৰ তাৰ দণ্ড এডালৰ পৰা 18 লিটাৰ দৈৰ্ঘ্যৰ সুয়ম বেধৰ এডাল তীব্ৰ প্ৰস্তুত কৰা হ'ল। তাৰভালৰ বেধ নিৰ্ণয় কৰা।

$$\text{সমাধান} : \text{দণ্ডভালৰ আয়তন} = \pi \times \left(\frac{1}{2}\right)^2 \times 8 \text{ ঘন চে.মি.} = 2\pi \text{ ঘন চে.মি.}$$

সমজ্ঞায়তনৰ নতুন তাৰভালৰ দীঘ = 18 মি. = 1800 চে.মি.

যদি তাৰভালৰ প্ৰস্থচেদৰ ব্যাসাৰ্ক 'r' চে.মি.,

তেন্তে, ইয়াৰ আয়তন =  $\pi \times r^2 \times 1800$  ঘন চে.মি.

সেয়ে,  $\pi \times r^2 \times 1800 = 2\pi$

$$\text{অৰ্থাৎ, } r^2 = \frac{1}{900}, \quad \text{অৰ্থাৎ, } r = \frac{1}{30}$$

গতিকে তাৰভালৰ প্ৰস্থচেদৰ ব্যাস অৰ্থাৎ তাৰভালৰ বেধ  $\frac{1}{15}$  চে.মি.

অৰ্থাৎ 0.67 মি.মি. (প্ৰায়)

উদাহৰণ 11 : প্ৰতি ছেকেওত 3  $\frac{4}{7}$  লিটাৰকৈক এডাল নলীৰ সহায়ত এটা পানীপূৰ্ণ অৰ্কণোলাকাৰ চৌৰাজা খালী কৰা হ'ল। যদি ইয়াৰ ব্যাস 3 মি. তেন্তে চৌৰাজাটো আৰা খালী কৰিবলৈ কিমু সময় লাগিব? ( $\pi = \frac{22}{7}$  লোৱা)

$$\text{সমাধান} : \text{অৰ্কণোলাকাৰ চৌৰাজাটোৰ ব্যাসাৰ্ক} = \frac{3}{2} \text{ মি.}$$

$$\text{চৌৰাজাৰ আয়তন} = \frac{2}{3} \times \frac{22}{7} \times \left(\frac{3}{2}\right)^3 \text{ ঘনমি.} = \frac{99}{14} \text{ ঘনমি.}$$

$$\text{গতিকে, খালী কৰিবলগীয়া পানীৰ আয়তন} = \frac{1}{2} \times \frac{99}{14} \text{ ঘনমি.}$$

$$= \frac{99}{28} \times 1000 \text{ লিটাৰ}$$

$$= \frac{99000}{28} \text{ লিটাৰ}$$

যিহেতু প্ৰতি ছেকেওত  $\frac{25}{7}$  লিটাৰ পানী খালী কৰে,  $\frac{99000}{28}$  লিটাৰ খালী কৰিবলৈ সময় লাগিব  $\frac{99000}{28} \times \frac{7}{25}$  ছেকেও অৰ্থাৎ 16.5 মিনিট।

## অনুশীলনী: 13.3

অন্য ধরণে উল্লেখ নাথাকিলে,  $\pi = \frac{22}{7}$  ল'ব।

1. ৫.২ চে.মি. ব্যাসার্ক ধাতুর গোলক এটা গলাই পেলোতা হ'ল আর তাক পুনর ৬ চে.মি. ব্যাসার্ক এটা বেলন আকৃতি দিয়া হ'ল। বেলনটোর উচ্চতা নির্ণয় কৰা।
2. ৬ চে.মি., ৮ চে.মি. আর 10 চে.মি., ব্যাসার্ক তিনিটা ধাতুর গোলক গলাই এটা নতুন গোলক তৈয়ার কৰা হ'ল। নতুন গোলকটোর ব্যাসার্ক নির্ণয় কৰা।
3. ২০ মিটাৰ গভীৰ আৰু ৭ মিটাৰ ব্যাসৰ এটা কুৰী খান্দি আৰু মাটিয়নি সমতাৰে বহলাই ২২ মি.  $\times$  ১৪ মি. জোখৰ প্রেটফর্ম এখন প্ৰস্তুত কৰা হ'ল। প্রেটফর্মৰ উচ্চতা নির্ণয় কৰা।
4. এটা ৩ মিটাৰ ব্যাসৰ কুৰী ১৪ মিটাৰ গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা ওলোৱা মাটিয়নি সমতাৰে বহলাই ৫ মিটাৰ প্ৰস্থৰ দৃঢ়কাৰ আড়চিসদৃশ এটা ঢাপ সঙ্গোৱা হ'ল। ঢাপটোৱ উচ্চতা নির্ণয় কৰা।
5. ১২ চে.মি. ব্যাস আৰু ১৫ চে.মি. উচ্চতাৰ লম্বীয় দৃঢ়কাৰ বেলন আকৃতিৰ এটা পাৰ্শ্ব আইচক্রীমেৰে পূৰ্ণ হৈ আছে। আইচক্রীমবিনি ১২ চে.মি. উচ্চতা আৰু ৬ চে.মি. ব্যাসৰ ওপৰৰ যালু অৰ্দ্ধগোলক আকৃতিৰ শংকুত ভৰাৰ লাগে। এই আইচক্রীমবিনিবে পূৰ্বাৰ পৰা এনে বিমান সংখ্যক শংকু পান নিৰ্ণয় কৰা।
6. ৫.৫ চে.মি.  $\times$  ১০ চে.মি.  $\times$  ৩.৫ চে.মি. মাপৰ এটা চৌপল সাঞ্জিলৈ ১.৭৫ চে.মি. ব্যাস আৰু ২ মি.মি. ডাঠল কিমানটা কপৰ মূদ্রা গলাৰ মাণিব ?
7. ৩২ চে.মি. ওপ আৰু ১৮ চে.মি. ভূমিয়াসার্ক বিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিবে পূৰ্ণ হৈ আছে। এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দল সৃষ্টি হ'ল। শংকু আকৃতিৰ দলটোৱ উচ্চতা ২৪ চে.মি. হ'লে, শংকুটোৱ ব্যাসার্ক আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা।
8. ৬ মি. বহল আৰু ১.৫ মি. গভীৰ এটা নলাবে ১০ কি.মি./ঘণ্টা বেগেৰে পানী বৈ আছে। ৩০ মিনিটত কিমান ক্ষেত্ৰই জলসিক্তন কৰিব পাৰিব, যদি পানীৰ হিব উচ্চতা ৮ চে.মি. প্ৰয়োজন ?
9. এজন খেতিৱকে তেওঁৰ পথাৰত থকা ১০ মি. ব্যাস আৰু ২ মি. গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাঢ়াৰ লগত ২০ চে.মি. ভিতৰ ব্যাসৰ এডল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলৈ। যদি ৩ কি.মি./ঘণ্টা যৰত পাইপেৰে পানী বৈ যায় তেওঁতে চৌবাঢ়াটো ভৰ্তি হ'বলৈ কিমান সময় লাগিব ?

## 13.5. এটা শংকুৰ শংকুজৰ্জন (Frustum of a Cone) :


13.2 অনুজ্ঞেত আমি দুটা প্ৰাথমিক গোটাৰস্ত একেলগ কৰি পোৱা বস্তুৰোৱ পৰ্যাবেক্ষণ কৰিলো। এতিয়া আমি অলপ ভিয়াধৰণে কাৰ্য্য কৰিম। আমি এটা লম্বীয় দৃঢ়কাৰ শংকু ল'ম আৰু ইয়াৰ কিছু অংশ আৰ্তবাই পেলাম। এইটো কৰাৰ বহতো পস্থা আছে। কিন্তু আমি ওকৰ নিয়া বিশেষ পৰ্বত ওটো হ'ল এখন সমতলে শংকুৰ ভূমিৰ সমান্বালকৈ শংকুটো হৈদ কৰি সকল লম্বীয় দৃঢ়কাৰ শংকুটো

आंतराइ दिम। तोमालोके देखा पावा ये, साधारणते पानीगावलै व्यवहार करा माजबोर (बाचनबोर) एनेकुवा अङ्गित्र (चित्र 13.19)।

**कार्य 1:** किछुपविभागे आलतीया माटि लोवा वा एनेथर्पन व आन प्लार्थ (प्लास्टिकाइन दरवे) दोवा आंक एटा शंकु साजा। इयाव भूमिर समात्वालैकै एक्स अटालीवे कोटी। सक्ष शंकुटो आंतराइ दिया। तोमाव हातत ति थाकिल? तोमाव हातत एटा शंकुव हेसांगे (frustum) थाकिल। तोमालोके देखा पावा ये, इयाव दुटा वृत्ताकाव मूळ आहे याव व्यासार्थ डिम।



चित्र 13.19




चित्र 13.20

सेहिवाबे, प्रदत्त एटा शंकुक येतिया एक्स समतलव घावा भूमिर समात्वालैकै (चित्र 13.20 चोवा) कोटा हय आंक समतलवनव एटा फाले थका शंकुटो आंतराइ पेलोवा हय, तेण्ये समतलवनव आनटोफाले थका अंशटोक शंकुव 'शंकुज्जेद' बोला हय। केनेकै शंकुज्जेदव पृष्ठकाली आंक आयतन निर्णय करा हय? आवि उदाहरण उवियाते व्याख्या कर्वाहक।

**उदाहरण 12:** 45 चॅ.मि. उच्चताव शंकु एटाव एटकुवा शंकुज्जेदव व्यासार्थ अमे 28 चॅ.मि. आंक 7 चॅ.मि. (चित्र 13.21 चोवा)। इयाव आयतन, वक्रपृष्ठकाली आंक मूळ

पृष्ठकाली निर्णय करा ( $\pi = \frac{22}{7}$  लोवा)।



चित्र 13.21

শংকুজেন্দ্র টুকুবাক দুটা লম্বীয় নৃত্যকাব শংকু OAB আৰু OCD ব অন্তৰকাপে চাৰি পাৰি (চিৰ 13.21 চোৱা)। ধৰাহৰক, OAB শংকুৰ উচ্চতা  $h_1$  আৰু ইয়াৰ হেলনীয়া উচ্চতা  $I_1$ , (চে.মি.ত) অৰ্থাৎ  $OP = h_1$  আৰু  $OA = OB = I_1$ । ধৰাহৰ OCD শংকুৰ উচ্চতা  $h_2$  আৰু  $I_2$  ইয়াৰ হেলনীয়া উচ্চতা।

আমাৰ নিয়া আছে,  $r_1 = 28$  চে.মি.,  $r_2 = 7$  চে.মি. আৰু

শংকুজেন্দ্র টুকুবাক উচ্চতা ( $h$ ) = 45 চে.মি.। আকেনি,  $h_1 = 45 + h_2$  ..... (1)

আমি প্ৰথমে শংকু OAB আৰু OCD ব উচ্চতা অন্মে  $h_1$  আৰু  $h_2$  নিৰ্ণয় কৰিব লাগে।

যিহেতু OPB আৰু OQD বিহুজ সমূশ (কিয় ১), আমি পাৰ্থ—

$$\frac{h_1}{h_2} = \frac{28}{7} = \frac{4}{1} \quad \dots\dots (2)$$

(1) আৰু (2)ৰ পৰা আমি পাৰ্থ,  $h_1 = 15$  চে.মি. আৰু  $h_1 = 60$  চে.মি.

এতিয়া শংকুজেন্দ্ৰৰ আয়তন = OAB শংকুৰ আয়তন – OCD শংকুৰ আয়তন

$$= \left[ \frac{1}{3} \cdot \frac{22}{7} \cdot (28)^2 \cdot (60) - \frac{1}{3} \cdot \frac{22}{7} \cdot (7)^2 \cdot (15) \right] \text{ঘন চে.মি.}$$

$$= 48510 \text{ ঘন চে.মি.}$$

OCD আৰু OAB শংকুৰ হেলনীয়া উচ্চতা অন্মে  $I_1$  আৰু  $I_2$  ইয়াৰ পৰা পাৰ্থ

$$I_1 = \sqrt{(7)^2 + (15)^2} = 16.55 \text{ চে.মি. (প্ৰায়)}$$

$$I_2 = \sqrt{(28)^2 + (60)^2} = 4\sqrt{(7)^2 + (15)^2} = 4 \times 16.55 = 66.20 \text{ চে.মি.}$$

এতেকে, শংকুজেন্দ্ৰৰ বক্রপৃষ্ঠকালি =  $\pi r_1 l_1 + \pi r_2 l_2$

$$= \frac{22}{7} (28)(66.20) - \frac{22}{7} (7)(16.55)$$

$$= 5461.5 \text{ বৰ্গ চে.মি.}$$

এতিয়া, শংকুজেন্দ্ৰৰ মুঠ পৃষ্ঠকালি = বক্রপৃষ্ঠকালি +  $\pi r_1^2 + \pi r_2^2$

$$= 5461.5 \text{ বৰ্গ চে.মি.} + \frac{22}{7} (28)^2 \text{ বৰ্গ চে.মি.} + \frac{22}{7} (7)^2 \text{ বৰ্গ চে.মি.}$$

$$= 5461.5 \text{ বৰ্গ চে.মি.} + 2464 \text{ বৰ্গ চে.মি.} + 154 \text{ বৰ্গ চে.মি.}$$

$$= 8079.5 \text{ বৰ্গ চে.মি.}$$

ধৰাহৰ, শংকুজেন্দ্ৰ এটুকুবাক উচ্চতা  $h$ , হেলনীয়া উচ্চতা  $I$ , আৰু মূৰৰ ব্যাসাৰ্ধ  $r_1$  আৰু  $r_2$

$(r_1 > r_2)$ । তেন্তে আমি শংকুজেদচূর্ণুৰাৰ আয়তন, বক্রপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি প্ৰত্যেকভাৱে  
তলাৰ সূত্ৰৰ সহায়ত উলিয়াৰ পাৰ্বোহক।

$$(i) \text{ শংকুজেদ এটুৰুৰাৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2).$$

$$(ii) \text{ শংকুজেদ চূৰ্ণুৰাৰ বক্র পৃষ্ঠকালি} = \pi(r_1 + r_2)l, \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

$$(iii) \text{ শংকুজেদ চূৰ্ণুৰাৰ মুঠ পৃষ্ঠকালি} = \pi l(r_1 + r_2) + \pi r_1^2 + \pi r_2^2, \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

এই সূত্ৰসমূহ সদৃশ ত্ৰিভুজৰ ধাৰণা ব্যৱহাৰ কৰি প্ৰতিষ্ঠা কৰিব পাৰিব। কিন্তু ইয়াত প্ৰতিষ্ঠা কৰি  
দেবুওৰা নাই।

এতিয়া উদাহৰণ 12 সূত্ৰৰ সহায়ত সমাধান কৰোহক।

$$(i) \text{ শংকুজেদ চূৰ্ণুৰাৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2)$$

$$= \frac{1}{3} \cdot \frac{22}{7} \cdot 45 \cdot [(28)^2 + (7)^2 + (28)(7)] \text{ ঘন চে.মি.}$$

$$= 48510 \text{ ঘন চে.মি.}$$

$$(ii) \text{ আমি পাৰ্শ } l = \sqrt{h^2 + (r_1 - r_2)^2}$$

$$= \sqrt{(45)^2 + (28 - 7)^2} \text{ চে.মি.}$$

$$= 3\sqrt{(15)^2 + (7)^2}$$

$$= 49.65 \text{ চে.মি.}$$

$$\text{গতিকে শংকুজেদটোৰ বক্র পৃষ্ঠকালি} = \pi(r_1 + r_2)l$$

$$= \frac{22}{7} (28 + 7) (49.65)$$

$$= 5461.5 \text{ বৰ্গ চে.মি.}$$

$$(iii) \text{ শংকুজেদ চূৰ্ণুৰাৰ মুঠ পৃষ্ঠকালি} = \pi(r_1 + r_2)l + \pi r_1^2 + \pi r_2^2$$


$$= \left[ 5461.5 + \frac{22}{7}(28)^2 + \frac{22}{7}(7)^2 \right] \text{বৰ্গ চে.মি.}$$

$$= 8079.5 \text{ বৰ্গ চে.মি.}$$

এই সূত্ৰকৰেইটা কিছুমান উদাহৰণত ব্যৱহাৰ কৰো আহা—

সমাধান 13 : হনুমাঞ্চ আক তেওঁর পাশ্চী গংগামা কুহিয়ার বসব পৰা ওড় বনোৰাত ব্যাস। তেওঁলোকে কুহিয়ার বসবিনি পগাই (শোধন কৰে) জুলীয়া ওড় প্ৰস্তুত কৰে আক সেয়া 14 চে.মি. উচ্চতা আক দুই বৃত্তাকাৰ মূৰৰ ব্যাসাৰ্ক 30 চে.মি. আক 35 চে.মি. বিশিষ্ট এটা শংকুছেন আকৃতিৰ পাত্ৰত বাকী থয়। যদি প্ৰতি ঘন চে.মি. ওড়ৰ ভৰ 1.2 গ্ৰাম, তেওঁতে প্ৰতিটো পাত্ৰত ঘোৱা

ওড়ৰ ভৰ নিৰ্ণয় কৰা (চিৰ 13.22) ( $\pi = \frac{22}{7}$  লোৱা)



চিৰ 13.22

সমাধান : যিহেতু পাত্ৰটোৰ আকৃতি এটা শংকুছেন নিচিনা, ওড়ৰ পৰিমাণ (আয়তন) যিগিনি পাত্ৰটোত

থব পাৰি  $= \frac{\pi}{3} h(r_1^2 + r_1 r_2 + r_2^2)$ , য'ত  $r_1$  ডাঙৰ ভূমিব্যাসাৰ্ক আক  $r_2$  সক ভূমিব ব্যাসাৰ্ক

$$= \frac{1}{3} \times \frac{22}{7} \times 14 \left[ \left( \frac{35}{2} \right)^2 + \left( \frac{30}{2} \right)^2 + \left( \frac{35}{2} \times \frac{30}{2} \right) \right] \text{ঘন চে.মি.}$$

$$= 11641.7 \text{ ঘন চে.মি.}$$

এইটো দিয়া আছে যে, 1 ঘন চে.মি. ওড়ৰ ভৰ 1.2 গ্ৰাম, গতিকে পাত্ৰটোত থব পৰা ওড়ৰ ভৰ

$$= (11641.7 \times 1.2) \text{ গ্ৰাম}$$

$$= 13970.04 \text{ গ্ৰাম}$$


$$= 13.97 \text{ কে.জি.}$$

$$= 14 \text{ কি.গ্ৰাম (প্ৰায়)}$$

উদাহৰণ 14 : এটা শংকুছেন আকৃতিৰ ধাতুৰ এটা বাল্টি একে ধাতুৰ পাতেলে নিৰ্মিত এটা খোলা বেলনৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে (চিৰ 13.23)। বাল্টিৰ দুই বৃত্তাকাৰ মূৰৰ ব্যাস 45 চে.মি. আক 25 চে.মি. আক বাল্টিটোৰ মুঠ উচ্চতা 40 চে.মি. আক বেলন আকৃতিৰ ভূমিৰ উচ্চতা 6 চে.মি.। বাল্টিটো নিৰ্মাণ কৰোতে ব্যবহাৰ কৰা ধাতুৰ পাতচটাৰ কালি নিৰ্ণয় কৰা, য'ত আমি হেতোভাল বিবেচনা নকৰো। বাল্টিত ভৰাৰ পৰা পানীৰ আয়তনো নিৰ্ণয় কৰা

( $\pi = \frac{22}{7}$  লোৱা)।

সমাধান : বাল্টিটোৰ মুঠ উচ্চতা = 40 চে.মি., য'ত ভূমিৰ উচ্চতা ও



চিৰ 13.23

অন্তর্ভুক্ত। পঠিকে, শাখুৰ ছেদাখণ্ডের উচ্চতা =  $(40 - 6)$  চে.মি. =  $34$  চে.মি।

সেইবাবে, ছেদাখণ্ডের উচ্চতা  $I = \sqrt{h^2 + (r_1 - r_2)^2}$ , যত  $r_1 = 22.5$  চে.মি.,  
 $r_2 = 12.5$  চে.মি. আৰু  $h = 34$  চে.মি।

$$\text{পঠিকে, } I = \sqrt{34^2 + (22.5 - 12.5)^2} \text{ চে.মি.}$$

$$= \sqrt{34^2 + 10^2} = 35.44 \text{ চে.মি.}$$

ব্যবহৃত ধাতুৰ পানীচটোৱ একাজি—

$$\begin{aligned} &= \text{শাখুৰ ছেদাখণ্ডের বক্রপৃষ্ঠকালি} + \text{কৃতাকাৰ ফুলিদেকালি} + \text{কেবলৰ বক্রপৃষ্ঠকালি} \\ &= [\pi \times 35.44 (22.5 + 12.5) + \pi \times (12.5)^2 + 2\pi \times 12.5 \times 6] \text{ বৰ্গ চে.মি.} \\ &= \frac{22}{7} (1240.4 + 156.25 + 150) \text{ বৰ্গ চে.মি.} \\ &= 4860.9 \text{ বৰ্গ চে.মি.} \end{aligned}$$

এতিয়া বাণিজটোত ভৰাৰ পৰা পানীৰ আয়তন (বাণিজৰ ধাৰণ ক্ষমতা)


$$\begin{aligned} &= \frac{\pi \times h}{3} \times (r_1^2 + r_2^2 + r_1 r_2) \\ &= \frac{22}{7} \times \frac{34}{3} \times [(22.5)^2 + (12.5)^2 + 22.5 \times 12.5] \text{ ঘন চে.মি.} \\ &= \frac{22}{7} \times \frac{34}{3} \times 943.75 \\ &= 33615.48 \text{ ঘন চে.মি.} \\ &= 33.62 \text{ লিটাৰ (প্রায়)} \end{aligned}$$

অনুমোদনী : 13.4

অন্য ধৰণে উল্লেখ নথাকিলে  $\pi = \frac{22}{7}$  ল'বা।

১. এটা পানীখোৱা গিলাচ এটা  $14$  চে.মি. উচ্চতাৰ শাখুজ্জেদ। ইয়াৰ দুই বৃত্তাকাৰ মূৰৰ ধ্যাস  $4$  চে.মি. আৰু  $2$  চে.মি। গিলাচৰ ধাৰণ ক্ষমতা নিৰ্ণয় কৰা।
২. এটা শাখুজ্জেদৰ হেলনীয়া উচ্চতা  $4$  চে.মি. আৰু ইয়াৰ বৃত্তাকাৰ মূৰৰ পৰিসীমা (পৰিধি) হ'ল  $18$  চে.মি. আৰু  $6$  চে.মি। শাখুজ্জেদটোৰ বক্রপৃষ্ঠকালি নিৰ্ণয় কৰা।

3. তৃকীসকলে পরিধান করা এটা টুপী (fzz) এটা শংকুচেদের মিচিনা (চি. 13.24 জোবা)। ইয়ার খোলা মুখৰ ব্যাসাৰ্ড 10 চে.মি. ওপৰৰ ভূমিৰ ব্যাসাৰ্ড 4 চে.মি. আৰু হেলনীয়া উচ্চতা 15 চে.মি। এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থৰ কালি উলিওৱা।
4. 16 চে.মি. উচ্চতাৰ শংকুচেদ এটুকুবাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত মুখৰ খোলা পাত্ৰ এটাৰ তলৰ আৰু ওপৰৰ ভূমিৰ ব্যাসাৰ্ডজৰুমে 8 চে.মি. আৰু 20 চে.মি। প্ৰতিলিটোৰত 20 টকা দৰত লোৱা গাবীৰেৰে পৌত্ৰটো চি. 13.24 পূৰ্ণ কৰিবলৈ কিমান খৰচ পৰিব নিৰ্ণয় কৰা। পৌত্ৰটো নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা ধাতুৰ পাত্ৰৰ খৰচ উলিওৱা যদি ইয়াৰ দাম প্ৰতি 100 বৰ্গ চে.মি. ৪ টকা। ( $\pi = 3.14$  লোৱা)
5. 20 চে.মি. ওৰ আৰু  $60^\circ$  শীৰ্ষকোণ বিশিষ্ট ধাতুৰ লম্বীয়নৃত্বাকাৰ শংকু এটাক ভূমিৰ সমত্বালকৈ এখন সমতলে মাজতে দুটা ভাগ কৰি কাটিছে। যদি এনেসবে পোৱা শংকুচেদটোৰ পৰা  $\frac{1}{16}$  চে.মি. ব্যাসৰ ঠাৰ প্ৰস্তুত কৰা হয়, তাৰভালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা।




অনুশীলনী : 13.5 (ঐচ্ছিক)\*

1. 3 মি.মি. ব্যাসৰ এডাল তাৰৰ ঠাৰ, 12 চে.মি. ওৰ আৰু 10 চে.মি. ব্যাসৰ এটা বেলনৰ বাহিবকালে মেৰিওৱা হৈছে যাতে বেলনটোৰ বজ্রপৃষ্ঠ সম্পূৰ্ণকপে ঢাক থায়। ঠাৰভালৰ দৈৰ্ঘ্য আৰু ভৰ, তাৰৰ ঘনত্ব 8.88 গ্ৰাম প্ৰতিঘনচে.মি. ধৰি লৈ নিৰ্ণয় কৰা।
2. এটা সমকোণী ছিচুজ যাৰ বাহ 3 চে.মি. আৰু 4 চে.মি. (অতিছুজৰ বাবে), ইয়াৰ অতিছুজৰ সাপেক্ষে ঘূৰোৱা হৈছে। এনেসবে ঘূৰনৰ ফলত গঠিত হৈত শংকুৰ আয়তন আৰু পৃষ্ঠকালি নিৰ্ণয় কৰা ( $\pi$  ৰ মান সুবিধালভতে লোৱা)।
3. এটা জলাধাৰৰ তিৰ্তৰৰ জোখ 150 চে.মি.  $\times$  120 চে.মি.  $\times$  110 চে.মি., ইয়াত থকা পানীৰ পৰিমাণ 129600 ঘন চে.মি। ইয়াত ছিয়াজুড় ইটাৰ টুকুবা এনেভাৱে ভাৰোৱা হয় যে পানী কাৰালৈকে পূৰ্ণ হয়। প্ৰতিটুকুবা ইটাৰ ইয়াৰ নিজৰ আয়তনৰ এক সপুদশাংশ পানী শোৰণ কৰে। প্ৰতিটুকুবা ইটাৰ জোখ 22.5 চে.মি.  $\times$  7.5 চে.মি.  $\times$  6.5 চে.মি. হ'লৈ পানী বাগৰি নোয়োৱালৈ কিমান টুকুবা ইটা ভৰাৰ পৰা যাৰ?
4. এটা মাহৰ এটা পয়েকত নদী এখনৰ উপত্যকাত 10 চে.মি. বৰষুণ হৈছিল। অঞ্চলটোৰ কালি 97280 বৰ্গ কিলোমিটাৰ, দেখুওৱা যে মুঠ বৰষুণৰ পৰিমাণ প্ৰায় 1072 কি.মি. দীঘল, 75 মি: বহুল আৰু 3 মি: গভীৰতাৰ তিনিখন নদীত থকা স্বাভাৱিক পানীৰ মুঠ পানীৰ সমান।

\* এই অনুশীলনীটো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয়।

5. সিপাতেবে বনোৱা এটা তেলৰ চূপিৰ বেলন আকৃতিৰ অংশৰ দৈৰ্ঘ্য 10 চে.মি., এটা শঁকুজ্জেদৰ লগত সহযোগ কৰা হৈছে। যদি মুঠ উচ্চতা 22 চে.মি., বেলন অংশৰ ব্যাস 8 চে.মি. আৰু চূপিৰ ওপৰৰ অংশৰ ব্যাস 18 চে.মি., তেন্তে চূপিটো নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈবা সিপাতেৰ কালি উলিওৱা (চিত্ৰ 13.25)।



6. 13.5 অনুজ্জেদত দিয়া শঁকুজ্জেদৰ বক্রপৃষ্ঠাৰ কালি আৰু মুঠ পৃষ্ঠকালিৰ বাবে দিয়া সূত্ৰ কৈইটা নিৰ্ণয় কৰা (প্ৰতিটা কৰা), ব্যাখ্যা কৰা মতে চিহ্ন ব্যবহাৰ কৰিব।  
7. 13.5 অনুজ্জেদত দিয়া শঁকুজ্জেদৰ আয়তন সমৰ্থীয় সূত্ৰটো নিৰ্গতণ কৰা, ব্যাখ্যাত ব্যবহাৰ কৰা চিহ্ন ব্যবহাৰ কৰিব।

### 13.6. সাৰাংশ (Summary)

এই অধ্যায়ত তোমালোকে তলৰ কথাবিনি শিকিলা—

1. দুটা প্ৰাথমিক গোটা বস্তু যেনে, তৌপস, শঁকু, বেলন, গোলক আৰু অৰ্ধগোলক, সহযোগ কৰি পোৱা বস্তুৰ পৃষ্ঠকালি নিৰ্ণয় কৰাৰ কৌশল।
2. তৌপল, শঁকু, বেলন, গোলক আৰু অৰ্ধগোলকৰ যিকোনো দুটা সহযোগ কৰি পোৱা বস্তুৰ আয়তন নিৰ্ণয় কৰাৰ কৌশল।
3. এটা লম্বীয় বৃত্তাকাৰ শঁকুৰ সমান্তৰালকৈ এখন সমতলোৰে কাটি যেতিয়া সকল শঁকুআকৃতিৰ অংশটো আঁতৰাই দিয়া হয়, এনেকৈ পোৱা গোটাৰ বস্তুক এটা লম্বীয় বৃত্তাকাৰ শঁকুৰ শঁকুজ্জেদ (Frustum) বোলা হয়।
4. এটা শঁকুৰ শঁকুজ্জেদ চৰুৰাৰ লগত জড়িত সূত্ৰ :

$$(i) \text{ শঁকু এটাৰ শঁকুজ্জেদৰ আয়তন} = \frac{1}{3}\pi h(r_1^2 + r_2^2 + r_1 r_2).$$

$$(ii) \text{ শঁকু এটাৰ শঁকুজ্জেদৰ বক্রপৃষ্ঠাকালি} = \pi l(r_1 + r_2), \text{ য'ত } l = \sqrt{h^2 + (r_1 - r_2)^2}.$$

$$(iii) \text{ শঁকু এটাৰ শঁকুজ্জেদৰ মুঠ পৃষ্ঠকালি} = \pi l(r_1 + r_2) + \pi(r_1^2 + r_2^2)$$

য'ত  $h =$  শঁকুজ্জেদৰ ঊপৰ উচ্চতা,

$l =$  শঁকুজ্জেদৰ হেলনীয়া উচ্চতা

$r_1$  আৰু  $r_2$  শঁকুজ্জেদৰ দুই ভূমি(মুৰ)ৰ ব্যাসাৰ্দ্দ।